

ধাৰকৰ সন্মতি আৰু ঘোষণা
(যৌথ দায়বদ্ধতাৰ গ্ৰুপ লোনৰ বাবে আবেদন)



ঋণ লণ্ডতাৰ নাম:

ঋণৰ প্ৰকাৰ: যৌথ দায়বদ্ধতাৰ গ্ৰুপ ঋণৰ

ঋণৰ পৰিমাণ প্ৰয়োগ কৰা হৈছে:

INR.....

সূতৰ হাৰ: ২৩%ৰ পৰা ২৫% p.a. গ্ৰাহকৰ বিস্ক প্ৰফাইলিঙৰ ওপৰত নিৰ্ভৰ কৰি বেলেঞ্চ হ্ৰাস কৰাৰ ভিত্তিত।

ঘোষণা:

I. মই ইয়াৰ দ্বাৰা ঘোষণা, সন্মতি, আৰু বুজিপাইছোঁ যে:

- লোনৰ আবেদনত দিয়া আয় আৰু খৰচৰ সবিশেষকে ধৰি সকলো তথ্য সম্পূৰ্ণৰূপে সত্য, শুদ্ধ আৰু সম্পূৰ্ণ আৰু আৰ বি এল বেংক লিমিটেড ("আৰ বি এল বেংক")ৰ পৰা কোনো বস্তুগত তথ্য বখা/দমন কৰা হোৱা নাই। বেংকৰ এই কথা প্ৰত্যক্ষভাৱে বা যিকোনো তৃতীয় পক্ষৰ এজেন্টৰ জৰিয়তে পৰীক্ষা কৰাৰ অধিকাৰ আছে বুলি মই সন্মত। মোক প্ৰয়োজন হোৱা আৰ্থিক সাহায্য/সমূহৰ সৈতে জড়িত অতিৰিক্ত লেখাসমূহ মই প্ৰদান কৰিম। বেংকে মোক প্ৰদান কৰাৰ বাবে সিদ্ধান্ত ল'ব পৰা যিকোনো সুবিধা, ইয়াৰ একমাত্ৰ বিবেচনাধীন হ'ব। মোক দিব লগীয়া সুবিধা/সমূহৰ চৰ্ত আৰু নিয়মৰ দ্বাৰা মই বান্ধ খাই থাকিম।
- মই ইয়াৰ দ্বাৰা আৰ বি এল বেংকক ইউআইডিএআই পৰা মোৰ ব্যক্তিগত তথ্য আনিবলৈ আৰু ইউআইডিএআই পৰা জনগাঁথনিগত আৰু ব্যক্তিগত তথ্য আহৰণ কৰাৰ উদ্দেশ্যে মোৰ আধাৰ নম্বৰ/ ভি.আই.ডি নম্বৰ, বায়মেট্ৰিক তথ্য আৰু/বা ৱান টাইম পিন (অ'টিপি) ডাটা (আৰু/বা যিকোনো অনুৰূপ প্ৰমাণীকৰণ তথ্য) প্ৰদান কৰাত মোৰ সন্মতি দিছোঁ আৰু অনুমোদন জনাইছোঁ।
- মই কোনো ৰাজনৈতিকভাৱে প্ৰভাৱিত ব্যক্তি নহয়/মোৰ ৰাজনৈতিকভাৱে প্ৰভাৱিত ব্যক্তিৰ সৈতে সম্পৰ্ক নাই।
- মই ইয়াৰ দ্বাৰা ঘোষণা কৰিছোঁ যে মই 'তলত' দিয়া ধৰণে একাউণ্টৰ বাবে মাত্ৰ এটা স্বাক্ষৰ থাকিব বিচাৰোঁ। লগতে, একাউণ্ট পৰিচালনৰ উদ্দেশ্যত, মই অন্য কোনো ধৰণে স্বাক্ষৰ নকৰোঁ আৰু মোৰ দ্বাৰা জাৰিকৰা/দিয়া সকলো ইনষ্ট্ৰুমেন্ট/ নিৰ্দেশনা গ্ৰহণ আৰু স্বীকাৰ কৰিবলৈ নিৰ্দেশ নিদিওঁ।
- মই ইয়াৰ দ্বাৰা বেংকক প্ৰকাশৰ বাবে অনুমোদন দিছোঁ; (i) মোৰ সৈতে জড়িত তথ্য আৰু ডাটা; (ii) মোৰ দ্বাৰা ব্যৱহাৰ কৰা/উপলব্ধ কৰিবলগীয়া যিকোনো ক্রেডিট সুবিধাৰ সৈতে জড়িত তথ্য বা ডাটা আৰু (iii) লোনৰ প্ৰতি মোৰ বাধ্যবাধকতা পালন কৰি, যদি আছে, মোৰ দ্বাৰা কৰা ডিফল্ট, যিটো বেংকে উপযুক্ত আৰু প্ৰয়োজনীয় বুলি বিবেচনা কৰে ক্রেডিট ইনফৰ্মেশ্যন ব্যুৰো (ইণ্ডিয়া) লিমিটেড (CIBIL) আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দ্বাৰা এই ক্ষেত্ৰত অনুমোদিত অন্য যিকোনো সংস্থা।
- এই আবেদনৰ সৈতে জমা দিয়া ফটো আৰু নথি-পত্ৰসমূহ আৰ বি এল বেংকে বখাৰ অধিকাৰ সংৰক্ষিত ৰাখিছে আৰু একেখিনি মোক ঘূৰাই নিদিয়ো। মই বুজি পাওঁ যে এই লোন অনুমোদন আৰ বি এল বেংকৰ একমাত্ৰ বিবেচনাধীন আৰু আৰ বি এলৰ প্ৰয়োজনীয়তা অনুসৰি মই প্ৰয়োজনীয় নথি-পত্ৰ আৰু অন্যান্য আনুষ্ঠানিকতা কাৰ্যকৰী কৰাৰ ওপৰত নিৰ্ভৰ কৰিব।
- যদি মোৰ বৰ্তমানৰ আৰ বি এল বাচাট একাউণ্ট নিষ্ক্ৰিয়/নিদ্ৰাহীন হয়, তেন্তে মই মোৰ চেভিংছ একাউণ্ট সক্ৰিয় কৰিবলৈ সন্মত হওঁ। ☐ হয় ☐ নহয়
- পানৰ ঘোষণা:** ☐ মোৰ স্থায়ী একাউণ্ট নম্বৰ নাই আৰু আইন 1961 ("আইন") ৰ অধীনত আয়কৰ আইন, 1961ৰ ধাৰা 64 অনুসৰি মোৰ/আমাৰ আনুমানিক মুঠ আয় (জীৱনসংগি, নাবালক, সন্তানৰ আয়কে ধৰি) আদি গণনা কৰা কৰ নূন্যতম কৰযোগ্য আয়তকৈ কম হ'ব। (স্থায়ী একাউণ্ট নম্বৰ নথকা ব্যক্তিয়ে ফৰ্ম 60 ঘোষণা পত্ৰ পূৰণ) কৰিব লাগিব।

প্ৰাপ্তিস্বীকাৰ (পূৰণ কৰিব আৰু সদস্যৰ হাতত দিব)

মই/আমি যৌথ দায়বদ্ধতাৰ গোট গোট ঋণৰ অধীনত _____ (তাৰিখ) তাৰিখে _____ টকাৰ ঋণৰ বাবে আবেদন লাভ কৰা বুলি স্বীকাৰ কৰোঁ আৰু ইয়াৰ বিষয়বস্তু আৰু সংলগ্ন নথিপত্ৰ (যদি আছে)ৰ পৰীক্ষণৰ অধীনত। আৰ বি এল বেংকে সময়ে সময়ে প্ৰয়োজনীয় আৰু আপুনি আৰ বি এল বেংকক প্ৰদান কৰা নথিপত্ৰ/তথ্য লাভ কৰাৰ তাৰিখৰ পৰা 15 দিনৰ ভিতৰত সাধাৰণতে আপোনাৰ আবেদনৰ স্থিতিৰ বিষয়ে অৱগত কৰাৰ চেষ্টা কৰিব।

(ব্যৱসায়িক সম্পৰ্কৰক্ষীৰ নাম/

বেংকৰ প্ৰতিনিধি)

(স্বাক্ষৰ)

(কৰ্মচাৰীৰ আইডি)

i) মই কোনো এটা বেংকৰ সঞ্চালক ☐ হয় ☐ নহয়

বেংকৰ নাম: _____

মই আৰবিএল বেংক/অন্য বেংকৰ* সঞ্চালক/আৰবিএল বেংকৰ জ্যেষ্ঠ কৰ্মচাৰীৰ এজন আত্মীয় ☐ হয় ☐ নহয়

মই আৰবিএল বেংকৰ জ্যেষ্ঠ কৰ্মচাৰী ☐ হয় ☐ নহয়

মই এনে এটা প্রতিষ্ঠানৰ অংশ যাৰ সঞ্চালক/এজন সঞ্চালকৰ আত্মীয় অংশীদাৰ/গ্যাবাণ্টাৰ/আগ্রহী পক্ষ/কৰ্মচাৰী বা আৰ বি এল বেংকৰ সঞ্চালক যি মোৰ যিকোনো ক্রেডিট সুবিধাৰ বাবে গৱাণ্টেৰ:

☐ হয় ☐ নহয়

*ছিডিউল কো-অপাৰেটিভ বেংকৰ সঞ্চালক, সহযোগী কোম্পানীৰ সঞ্চালক/মিউচুৱেল ফাণ্ড/ভেঞ্চাৰ কেপিটেল ফাণ্ডৰ ট্ৰাষ্টীকে ধৰি।

যদি হয়, তেন্তে তলত সবিশেষ উল্লেখ কৰক: মই ঘোষণা(বোৰ) কৰোঁ যে মই আৰ বি এল বেংক বা ইয়াত উল্লেখ কৰা আন যিকোনো বেংকৰ সঞ্চালক(সকল) আৰু বা জ্যেষ্ঠ বিষয়া(সকল)ৰ সৈতে সম্পৰ্কিত

ক্রমিক নং	সঞ্চালক(সমূহ)/জ্যেষ্ঠ অফিচাৰ(সমূহ)ৰ নাম	পদবী	সম্পৰ্ক

ঘৰুৱা আয়ৰ মূল্যায়নৰ বাবে ঘোষণা: “মই/আমি ইয়াৰ দ্বাৰা আৰ বি এল বেংকক মোক/আমাক জাননী অবিহনে, ক্রেডিট ব্যৱহাৰ আৰু নিয়ন্ত্ৰণ কৰ্তৃপক্ষক আবেদনকাৰীয়ে আৰবিএল বেংকৰ পৰা আবেদন কৰা আবেদন প্ৰপত্ৰ(সমূহ)/লোন সম্পৰ্কিত কাৰ্য্যকৰী কৰা আনুষংগিক নথিপত্ৰত প্ৰদান কৰা তথ্য প্ৰকাশ কৰিবলৈ অনুমোদন আৰু সন্মতি দিওঁ। মই/আমি নিশ্চিত কৰোঁ যে আয় আৰু ব্যয়ৰ বিৱৰণকে ধৰি আবেদন প্ৰপত্ৰত দিয়া সকলো বিৱৰণ আৰু তথ্য সত্য, শুদ্ধ, আৰু সম্পূৰ্ণ আৰু কোনো বস্তুগত তথ্য আৰ বি এল বেংকৰ পৰা ৰখা/দমন কৰা হোৱা নাই”।

সবিশেষ	পৰিয়ালৰ সদস্য 1	পৰিয়ালৰ সদস্য 2	পৰিয়ালৰ সদস্য 3	পৰিয়ালৰ সদস্য 4
নাম				
ধাৰকৰ সৈতে সম্পৰ্ক				
স্বাক্ষৰ টিপচহী				

আবেদনকাৰীৰ স্বাক্ষৰ/টিপচহী তাৰিখ: দিন/মাহ/বছৰ	সদস্যৰএল/আৰ এইটিআই (L/R HTI)- এলঅ'(LO) নাম- এলঅ'(LO) কৰ্মীৰ - এলঅ'(LO) স্বাক্ষৰ-
--	--

টোকা:

- আগতীয়া পৰিশোধৰ চাৰ্জসমূহ: শূন্য
- ধন পৰিশোধ কৰোতে পলম হোৱাত জৰিমাণামূলক চাৰ্জ: শূন্য
- আৰবিএল বেংকে নিৰ্দিষ্ট সুত, প্ৰক্ৰিয়াকৰণ মাচুল (যদি আছে) আৰু বীমা প্ৰিমিয়াম (যদি বীমাৰ বাবে আবেদন কৰা হয়) আৰু ইয়াৰ উপৰিও আপোনাৰ স্বাগৰ পৰিমাণৰ ওপৰত প্ৰয়োগ কৰা GSTৰ বাহিৰে আন কোনো অতিৰিক্ত ধন আৰোপ নকৰে।
- আৰ বি এল কেৱল 1600xx (লেন-দেন/সেৱা) আৰু 140xx (প্ৰচাৰমূলক) নম্বৰৰ পৰা কল কৰে। ওটিপি/প্ৰমাণপত্ৰ কাকো নিদিবা।



গ্রাহক সেবা (24x7): +91 2261846300 | ইমেইল আইডি: customercare@rbl.bank.in | ওয়েবসাইট: www.rbl.bank.in